

# বেঙ্গলি

গ্রীষ্ম বান্ধাসিক সংখ্যা  
অসমীয়া বিভাগৰ দ্বাৰা প্ৰকাশিত  
আলোচনী  
প্ৰথম সংস্কৰণ

তলাৰঞ্জৰ বিশেষ সংখ্যা

দ্য অসম ভেলী ফুল  
বালিপাৰা ,শোণিতপুৰ -৭৮৪১০১  
অসম

# নানা চিন্তা নানা ভাবনা



## লকডাউনে আমাক কি শিকালৈ ?

বেঁধান আলম  
নরয শ্রেণী

গোটেই পৃথিবীখন যেন হঠাত স্তুত হৈ পৰিল। কৰ'পা ভাইৰাছে বিয়পোৱা বেমাৰ কোভিড ১৯ এ পৃথিবীৰ সক্ষ সক্ষ মানুহক শৃঙ্খলাখত পেলালৈ। কিন্তু আমি নীৰৱ হৈ চাই থকাৰ বাহিৰে আমাৰ কোনো উপায় নাই। পৃথিবীৰ ডাঙৰ ডাঙৰ ডষ্টৰ, কবিবাজসকলো দিশহাৰা হৈ পৰিছে। পৃথিবীৰ আটাইতকৈ শক্তিশালী দেশ মাৰ্কিন যুনিয়ন্টেও এই বেমাৰৰ আগত হাৰ মানিছে। আমি সকলো উপায়হীন হৈ পৰিছো। এই মাৰাহুক বোগৰ সংগ্ৰহণ নহ'বলৈ পৃথিবীৰ সকলোতে সকলো চৰকাৰে লকডাউন ঘোষণা কৰিছে। আমি কেতিয়াও সপোন্টো ভবিৰ পৰা নাছিলো যে আমি ঘৰৰ ভিতৰতে আৱক্ষ হৈ থাকিব দাগিব বা কোনো আতীয় কুঁচ বা বন্ধু-বৰ্গৰ লগতো মিল-মিলা কৰিব নোৱাবিম। আনকি আমাৰ শিঘননৃনমনুহো যে অনিদিষ্ট কলালৈ বন্ধ হৈ থাকিব সেই কথাও কাহানিও চিন্তা কৰিব পৰা নাছিলো।

এই লকডাউনে কিন্তু আমাৰ জীৱনটোক এটা বেলেগ দৃষ্টিবৈ চাৰটো শিকালৈ। বোঁড়ি সুলত থকা ছাৰ হিচাপে শিঘননৃনৃন বন্ধ দিয়াৰ লঙ্ঘ লঙ্ঘ ঘৰলৈ আহিলো আৰু প্ৰথম কেইদিলমান সচৰাচৰ ফুটি কৰাৰ দন্তে খুব ফুটি কৰিলো। কিন্তু কেইদিলমান ঘোৱাৰ পিছত যেতিয়া অন্তৰান্তে জুম ঝাই অবন্মত হলৈ তেতিয়া পঢ়া-শুনাৰ প্ৰয়োজনীয়তাৰ কথা উপনাকি কৰি সনোনিবেশ কৰিবলগীয়া ইল। আমাৰ শিফক-শিফ্ৰিয়াশকলো কঠোৰ শুগ কৰি আমাক নিয়মীয়াকৈ পঢ়া-শুনা কৰাইছো। আমি তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ। তেওঁগোকে আমাক পতুৰাবলৈ ক'ঠো চেষ্টাৰ ক্ষণি এখা নাই। যদিও অন্তৰান্তে ঝাই কৰালৈ আমাৰ সকলোৰে বাবে এক প্ৰত্যাহৰণ যেন আছিল কিন্তু পিছলৈ আমি আটায়ে প্ৰতিমাটো আঘাত কৰি দৰ্শনো।

সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱেই যে এই লকডাউনে আমাক যথেষ্ট কথা শিকালৈ। কিন্তু পৰিদ্বাৰ-পৰিচছন্ন হৈ থাকিব লাগে, সময়মতে ঘোৱা-বোৱা কৰি পঢ়া-শুনাত বহিৰ লাগে বা জুম ঝাইৰ বাবে লেপটপটো লৈ টেবুলত বহিৰ লাগে, ঘোৱা বন্ধুক কিন্তু আদৰ কৰিব লাগে বা সঁচি বাবি খাৰ লাগে। অৰ্থাৎ লকডাউন হোৱাৰ লঙ্ঘ লঙ্ঘ বেতিয়া বজৰত চাউল-দাইল, শাক-পাচলি, ফল-মূল আদি ঘোৱা বন্ধুৰ নাউনি ইল তেতিয়া লঙ্ঘ লঙ্ঘ মা-দেউতাই আমাক শিকালৈ যে এই ঘোৱা বন্ধুৰেৰ আমাৰ দৈশদিন জীৱনত কিমান প্ৰয়োজনীয়। অতি কম বন্ধুনে আমি ঘৰ চলাবলৈ শিকিলো। টেলিভিজনৰ বাতৰিত আমি সদায় দেখি আছো যে কিন্তু মানুহবিলাক্ষে এসাজ স্তৰৰ কাৰণে হাহাকাৰ কৰি দূৰি ফুৰিছে। দেখোহে আমি

অলগো অপব্যৱ নোহোৱাকৈ খাবলৈ শিকিলো। স্বাভাৱিকতেই আমি হোটেল বা ৰেষ্টুৰেণ্টৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিলো তাৰ ঘৰতেই গে কিমান পুঁজিকৰ খাদ্য বা সুশাদু খাদ্য বনাই খাৰ পাৰি সেই কথাত উপলক্ষ্য কৰিলো।

এই লকডাউনত আমি শা-দেউতাৰ লগত মূল্যবান সময় অতিবাহিত কৰিবলৈ সুবিধা পাইছো। তেওঁলোকে আসাক নিচৰ্বাৰ্থভাৱে ডাঙৰ-দীঘল কৰি আসাৰ লাগতিয়াল সকলো বন্দুৰে যোগান ধৰিছে। অভাৱ-অন্তৰ নাহিবলৈ কেনেকৈ আমি সখয় কৰিৰ লাগে, বিপদত নপৰিবলৈ কেনেদৰে জীৱনটো কটাৰ লাগে, বিপদত কেনেদৰে ইজনে সিজন্ব সহায় হ'ব পাৰে ---- ইত্যাদি কথাৰোৰ শা-দেউতাই মোক শিখাগো।

বৰ্তমান পৰিস্থিতিয়ে আসাক আস্তুকৰী, ডাঙৰ, মার্ছ, শাক-পাচলি যোগানখৰোতাকে আৰম্ভ কৰি বিভিন্ন স্তৰৰ মানুহৰ যে আসাৰ জীৱনত কিমান প্ৰভাৱ আছে সেই কথাকেই শিকালো। তেওঁলোকে নিজৰ জীৱনৰ কথা নাভাৰি আসাক শুনাবা কৰিবলৈ বা আসাক বন্দুৰ যোগান ধৰিবলৈ আগবঢ়ি আহিছে।

মুঝৰ ওপৰত কঠিন সময়ত পৰিস্থিতিৰ লগত মোকাবিলা কৰি হতাশ নহৈ কেনেদৰে সঞ্চিয়তভাৱে জীৱনত আগবঢ়ি যাৰ লাগে সেই কথা বৰ্তমানৰ লকডাউনে বাৰকৈয়ে শিকালো। মই আশা কৰিছো এই বিপদৰ অতি সোনকালে নিৰ্গুল হ'ব আৰু আমি সকলোৱে এদিন এই ঝঁজত জৰী হ'ম।



## লকডাউন

ভিয়াজ গোস্বামী

নৰম শ্ৰেণী

লকডাউন এটা নতুন শব্দ, যাক হয়তো মানৱ সভ্যতাই প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছে, সমগ্ৰ বিশ্বই একেলাসে একেসময়তে দৰৰ ভিতৰত আৱক্ষ হৈ থাকিবলৈ খাদ্য হৈছে একমাত্ৰ এটা বীজাণুৰ ভয়ত যাৰ নাম হৈছে কৰ্ণণা ভাইৰাচ।

প্ৰশ্ন হৈছে এই কৰ্ণণা ভাইৰাচনো কি ? যাৰ ভয়ত মানৱ সভ্যতাই হাত সাৰিবলৈ বাট বিচাৰি নোপোৱা অৱস্থা হৈছে। এই ভাইৰাচ চীন দেশৰ সংষ্ঠি। মানুহ মাৰিবৰ কাৰণে মানুহে কৰা এক গভীৰ অধ্যয়নৰ ফলাফল। মানুহে মানুহৰ সংশ্লিষ্টৈ আহিলে এই বীজাণু অতি সহজে এজনৰ পৰা আন এজনলৈ বিয়পিৰ পাৰে। প্ৰথমতে প্ৰামুঠগা বেমাৰৰ লক্ষণে দেখা দিলেও পিছলৈ উশাহ-নিশাহ লোৱাত কষ্ট গাই মানুহে শৃত্যৰ মুখত পৰিব পাৰে। ইয়াৰ কোনো ঘণ্য বা প্ৰতিষ্ঠেক বৰ্তমানলৈ পোৱা যোৱা নাই। সেইবাবে মানুহে সামাজিক ব্যৱধান মানি চলিৰ লাগে যাতে এজনৰ পৰা আনজনলৈ এই বেমাৰ বিয়পিৰ নোৱাৰে। সেয়ে প্ৰতিধন দেশেই এই লকডাউন আইনগত ভাৱে প্ৰয়োগ কৰিছিল। প্ৰাত্যেকেই ভাৰিছিল যে এই

লকডাউনৰ সময়ত সকলো ৰোগী হশ্চিতালত সোমাই পৰিৱ আৰু বাহিৰ সমাজখন কৰ্মণামূলক হ'ব। কিন্তু ভবানতে কাম নহ'ল। ইয়াৰ বাবে সমাজৰ বছত মানুহ জগৱীয়া। তেওঁলোকৰ অধিকাংশই চৰকাৰে বাঢ়ি দিয়া নীতি-নিয়মসমূহ মানি চলিবলৈ সমৰ্থ নহ'ল। যাৰবাবে সমাজখন কৰ্মণামূলক কৰিব পৰা নগ'ল। এতিয়া মাঝোন ভগৱানৰ ওপৰতহে ভবষা।

প্ৰশ্ন হ'ল লকডাউনৰ পৰা কি হোভানাড় হ'ল। কৰণা ভাইৰাচৰ পৰা বাচিবলৈ লকডাউন বৰ ফলপ্ৰসূ নহ'ল। তাৰ উপৰি অথৈনেতিকভাৱে দেশখন বছত পিছ পৰি গল। সাধাৰণ শ্ৰেণীৰ মানুহ বা দিন হাজিৰা কথা সকলৰ জীৱিকাৰ উপায় বজ হৈ গল। চৰকাৰে বেচন পাতি দি সহায় কৰিলৈও বিতৰণ ব্যৱস্থাত থকা আলোৱাহৰ কাৰণে যান্ত্ৰিক খেলিমেলি হ'ল। ইয়াৰ উপৰিও সব' ব্যৱসায় উদ্যোগ বা ভাঙ্গৰ ভঙ্গৰ ব্যৱসায় উদ্যোগসমূহো প্ৰায় বজ হোৱাৰ উপন্থম হ'ল। হোটেল, লাঙ, টুৰিজিম আদি ব্যৱসায়ৰেৰ বৰ বেয়াকে মাধ্যমাৰ থাই লোকচান ভৱিষ্যতগীয়া হ'ল।

অৱশ্যে এই লকডাউনৰ পৰা এটা বৰ ভাঙ্গৰ লাভ হ'ল। এই লাভ হৈছে আসাৰ প্ৰকৃতিৰ। প্ৰদুষণমূলক এখন পথিৰী যেন বছত বছৰৰ মূৰত মানৱ সভ্যতাই দেখিবলৈ পালে। ইমান সুন্দৰ পাৰিপার্শ্বিকতা মানুহৰ কলনাৰ অতীত আছিল। চাফ-চিকুণ্ঠা লকডাউনে আমাক শিকালো। প্ৰকৃতিয়ে আজি মানুহক সকীয়াই দিলে যে ঘন্টিকভাৱে মানুহ যিমানেই উন্নত নহ'ওক কিয় প্ৰকৃতিৰ ওচৰত সেৱা তেনেই নগণ্য। এই শিক্ষা মানুহে কেতিয়াও পাহৰি যোৱা উচিত নহয়।



## লকডাউনত মৌৰ অনুভৱ

চোহেইল আহমেদ  
অষ্টম শ্ৰেণী

কৰ্মণা ভাইৰাচৰ বাবে সমগ্ৰ বিশ্বতে এতিয়া সন্তাসৰ পৰিবেশ। সেইবাবে আমি সকলোৱে লকডাউন পালন কৰি ঘৰতে আছো। এই লকডাউনে আমাক বছতো কথা শিকালো, উদাহৰণস্বৰূপে আমি শিকিলো যে আমাৰ বছমূলীয়া সময়ৰেৰ শুক্ৰপূৰ্ণ কামত খটুৱাৰ লাগে আৰু সেয়েহে মই মৌৰ পঢ়া-শুনা কৰা সময়কণ্ঠত কোনোথৰণৰ এৰা ধৰা কৰা নাই। প্ৰতিদিনে অনলাইন ক্লাচ কৰাৰ লগতে নিয়মীয়াকে পঢ়াশুনা কৰি আছো। আগতে শাৰিবীক ব্যায়াম কৰিবৰ বাবে মই প্ৰতিদিনে ঘৰৰ বাহিৰলৈ গৈছিলো, কিন্তু এতিয়া ঘৰৰ ভিতৰতে থাকিণ শাৰিবীক ব্যায়াম কৰাৰ নতুন নতুন পঞ্জতি শিকি ব্যায়ামসমূহ কৰি আছো। লকডাউনৰ আগতে বাহিৰৰ খাদ্য থাই বৰ ভাল পাইছিলো, কিন্তু লকডাউনৰ বাবে মাক বিভিন্ন খাদ্য বনাবৰ বাবে অনুৰোধ কৰিবলৈ ধৰিলো। আচৰিত কথা যে মায়ে মই ভালপোৱা সকলো চাইনিজ আৰু কনটিনেন্টেল

খাদ্য বৰ সুন্দৰকৈ ঝান্নি মোক খুঁজাইছে। কেবল এইয়াই নহয়, বিভিন্ন স্বাস্থ্যকৰ খাদ্য যিবোৰ আগতে মুখত দিবলৈ মন কৰা নাছিলো লকডাউনৰ দিনকেইচাত সেইয়াও খাবলৈ শিকিলো। কিয়নো এই সময়ত আমি আমাৰ শৰীৰৰ বোগ প্ৰতিৱেৰে অমতা বঢ়াই তুলিব লাগিব। যাতে কেবল কৰ'ণাই নহয় পৃথিবীৰ কোনো বেগমৰ্ব বীজাপুৰো আমাক স্পৰ্শ কৰিব নোৱাবে। লকডাউনৰ সময়ত আৰু কিছু আনুসংগ্ৰহ কথা শিকিলো। লকডাউনৰ এই সময়ত বহু দেশৰ বিষয়ে জনাৰ লগতে বিদেশৰ বহু নজনা কথা আৰু ভূগোলৰ জ্ঞানৰ পৰিসৰো বৃদ্ধি হৈল। ২০১৯ চনত চীনদেশৰপৰা অহা এই বীজাপুৰুৰ সৈতে আমি একেলগ হৈছে মোকাবিলা কৰিব পাৰিম আৰু চৰকাৰে দিয়া নিয়ম নীতিসমূহৰ লগতে আমি সকলো সারাধৰণ হনেহে কৰ'ণাক পৰাজয় কৰিব পাৰিম। যিহেতু কৰ'ণাৰ কোনো ক্ষেত্ৰ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই, সেয়েহে আমি লকডাউন সফল কৰি তুলি কৰ'ণাৰ পৰা হাত সাৰি থাকিবলৈ চেষ্টা কৰিম।

### কি শিকিলো ?

অনুভৱ অয়ন কাকতি  
ৰঁষ্ট শ্ৰেণী

লকডাউনে গোক কাক শিকালে তাহেই দুটাগান যোগাআক দেশৰ কথা চমুকে প্ৰকাশ কৰিব বিচাইছো—

- মানুহে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা শিকিলো।
- প্ৰদূষণ বহু পৰিমাণে কমি গলা।
- অনন্দিসমূহ পৰিষ্কাৰ হৈ পৰিবলা।
- সকলো মানুহ মিত্ৰবায়ী হ'বলৈ শিকিলো।
- কামৰ বোজাৰ বাবে নিজৰ পৰিয়ালৰ লগত সময় দিব নোৱাৰা লোকসকলে নিজৰ পৰিয়ালৰ লগত সময় কঠোৱাৰ সুযোগ পালো।
- কাম-বন নকৰি অথথা বাহিৰত আভো মাৰি ঘূৰি-কুৰা মানুহবোৰ এই সুবিধাৰ পৰা বাধ্যত হ'ল বদিৰ ঘৰতে থাকি কিছুমান ভাল অভ্যাস গঢ়াৰ সুযোগ পালো।
- মানুহ আজ্ঞানিকৰণীন হ'বলৈ শিকিলো।

## গম্ভৰ কুঁকিত

বন্ধু

এঙ্গেলীকা শহীদীয়া

দশম শ্রেণী

‘মোৰ নাম নিৰ্মলী। মই ইয়াত নতুন -----। দেউতাক চাকৰি সূত্ৰে ডিবগড়লৈ বদলি হৈ অহাৰ  
বাবে সিহতি গুৱাহাটীৰ ঘৰখন এৰিব লগা হ'ল। নিৰ্মলী গুৱাহাটীতেই ডাঙৰ হোৱা। সেই ঘৰখনৰ সৈতে  
তাইব এক বেলেগ সম্পর্ক আছিল। সেই পৰিবেশ, সেই ঘৰ, সেই ওচৰ চুবুৰীয়াসকলক এৰিবৈ আহি  
এখন নতুন ঠাইত আকৌ এৰাৰ সকলো আৰম্ভ কৰিবলৈ নিৰ্মলীৰ বাবে বহু অসুবিধা হৈছিল, বিশেষকৈ  
লগৰ বন্ধুধিনিলৈ তাইব বৰ মনত পৰিছিল। মাক দেউতাকৰ বাবে তাই সকলোৱে পৰা আতবি আহিব লগা  
হ'ল। ডিবগড়ৰ এখন নামী মহাবিদ্যালয়ত তাই একাদশ শ্ৰেণীত নাম লগালৈ। তাইব বাবে সকলো নতুন।  
মহাবিদ্যালয়ৰ বাৰাণ্ডাত থিয়ছৈ তাই কাকলো মাতিব ভাৰি থাকোতেই হোৱালী এজনীক দেখি তাইক মাত  
লগাই ক'লে --- মোৰ নাম নিৰ্মলী, মই ইয়াত নতুন। একাদশ শ্ৰেণীৰ ক্লাচটো ক'ত আছে দেখাই দিবা  
নেকি ?

ব'লা মইয়ো তালৈকে গৈ আছো। মোৰ নাম অনিভা। তুমিয়েই মোৰ প্ৰথম বন্ধু অনিভা। দুৰোজনী  
আগবাটি গ'ল। প্ৰথম দিনটো তাইব ভালৈই গ'ল। সকলোৱে তাইব লগত বৰ ভালকে কথা পাতিলো নতুন  
ঠাইত নতুন চিনাকীৰে তাই সহজ হ'বলে চেঞ্চা কৰিছিল। মাকেও ওচৰ ডে-কেয়াৰ স্কুল এখনত চাকৰি  
পালে। এনেদৰেই দিনৰোৰ আগবাটি গ'ল। লাহু লাহু মাক দেউতাকে মন কৰিলৈ নিৰ্মলীয়ে আগবদৰে মাক  
দেউতাকৰ লগত কথা নপতা হ'ল। তাই বহু স্কলনি হৈ গ'ল। কিবা সুধিলৈও যেন মুখেৰে নামাতিৰ, ৰমৰ  
পৰা যেন ওলাই নাহিৰ, একপুকাৰৰ যেন বিদ্ৰোহী। তাইব এনে পৰিবৰ্তন দেখি মাক দেউতাকে তাইব  
লগত কথা পাতিব বিচাৰিলৈ। কিন্তু তাই বৰ আগ্রহ প্ৰকাশ মকৰিলৈ। তেওঁলোকে আকৌ এদিন তাইক  
বৰ ঘৰমেৰে মাতি তাইব এনে ব্যৱহাৰৰ কথা সুধিলে। তাই উচাত মাৰি উঠি গ'ল আৰু ক'লে যে সকলো  
তোমালোকৰ বাবেই হৈছে। মাক দেউতাকে তাইব এনে ব্যৱহাৰত বৰ দুখ পালে। মনতে তেওঁলোকে  
ভাবিলে এনে কি ভুল কৰিলে যে তাই তেওঁলোকক দেখিব নোৱাৰা হ'ল। তেওঁলোকে দৈৰ্ঘ্য সহকাৰে আকৌ  
এদিন নিৰ্মলীক মৰচোৱে মাতি কথাবোৰ সুধিলে আৰু তাইক জনালে যে তাইব এই অৱস্থাৰ বাবে  
তেওঁলোকেই দায়ী। নিৰ্মলীয়ে হকহকাই কান্দি উঠিল। তাই ক'বলে থাবিলে ---- তাইব আজিকালি  
কলেজলৈ গৈ ভাল নালাগৈ। প্ৰথম দিনা গৈ যিমান ভাল লাগিছিল লাহু লাহু তাইব ভাল নলগা হ'ল।  
সকলোৱোৰ মিছা। তাইব ইয়াত কোনো প্ৰকৃত বন্ধু নাই। সকলোৱে তাইক কেৱল যেন সিঁহিতৰ স্বার্থৰ  
বাবেহে ব্যৱহাৰ কৰিছিল। তাই বৰ অকলশৰীয়া অনুভৱ কৰে। এই কথাবোৰ তেওঁলোকে বুজি নাপাৰ

বুলিয়ে তাই কোঝা মাছিল । অবিশ্বাসী মানুহৰ লগত থাকি থাকি তাই মাক দেউতাককো বিশ্বাস কৰিবলৈও ভয় কৰা হৈছিল । দেউতাকে তাইৰ কথাৰোৰ শুনি তাইক সাৱটি থবিলে আৰু প্রতিটো কথাৰ সঠিক উভয়বেৰে তাইৰ সমস্যাবোৰৰ সমাধান বিচৰাত সহায় কৰিলে । সেইদিনা তাইয় মনটো বৰ মূকলি লাগিল । সঁচা অৰ্থত যেন তাই নিচাৰি থকা প্ৰকৃত বন্ধুজনকহে লগ পালে । তাই দুয়োজনকে সাৱটি ধৰি গভীৰ সুখ অনুভৱ কৰিলে । জীৱনত মাক-দেউতাকতকৈ যে আপোন আৰু বিশ্বাসী কোনো নাই তাই আজি অনুভৱ কৰিলে ।





## কথার পাকত্তে ...

অভ্যাসৰ নব কর্ণপথে কৰে শব ।



আমাৰ কাশৰ বিদ্বা ধনুৰ শৰতকৈ ঘথেষ্টি সক। সেই সক বিদ্বাইদি ধনুৰ শব পাৰ কৰোৱা বৰ সহজ নহয়। কিন্তু আমাৰ চেষ্টা আৰু অভ্যাসৰ জড়িয়তে কঠিন কামো সহজ হৈ পৰে। এই ফকৰাটিৰ দ্বাৰা ইয়াকে বুজাইছে যে চেষ্টাৰ অসাধ্য একো নাই।



আইব সমান হ'ব কোন মৈব সমান ব'ব কোন ।

নদীৰ এক অবিৰাম গতি আছে আৰু এই গতিক কোনেও ৰেখিব নোৱাৰে। নদীৰ এই অবিৰাম গতিক যিদৰে কোনেও বাধা দিব নোৱাৰে, সেইদৰে সন্তানৰ প্ৰতি থকা মাকৰ সীমাহীন মৰমকো কোনেও বাধা দি ৰাখিব নোৱাৰে। এই পৃথিবীত মাকৰ সমান কোনো আপোন হ'ব নোৱাৰে। নদীৰ নিৰবচিন্ম গতিৰ দৰে মাকৰ মৰমো কোনোদিনেই শেষ নহয়। এই পৃথিবীত মাকৰ মৰম যে অতুলনীয় তাক বুজোৱাৰ প্ৰসংস্কৰ এই ফকৰাটিৰ ব্যৱহাৰ কৰা হৈছে।



আছে গৰু নাবায় হাল , হোৱাতকৈ নোহোৱাই ভাল ।

গৰুৰ কাম হৈছে হাল বোৱা আৰু সেইবাবে ঘৰত থকা গৰুক যদি হাল বোৱা কামত ব্যৱহাৰ কৰিব পৰা নাথায় তেনে গৰু থকাতকৈ নথকাই ভাল। কাৰণ এটা গৰু পোহাৰ বাবে গৃহস্থৰ বহু কষ্ট হয়। তেনেছলত আমি বুজো যে অব্যৱহাৰ্য বন্দু থকাতকৈ নাথাকিলেও একো অপকাৰ নহয়। অৰ্থাৎ কামত নহা বন্দু থকাতকৈ নথকাই ভাল।



কথাতে কটা যায়,কথাতে বঁটা পায় ।

মানুহে সুন্দৰ কথা ক'ব পৰাটো এটা কলা। বহু লোকে কথা সুন্দৰভাৱে সজাই পৰাই কৈ পুৰক্ষাৰ অধিবা সন্মান পোৱা দেখিবলৈ পোৱা যায়। কিন্তু কেতিয়াৰা কোনো লোকে ভালকৈ কথা ক'ব নজনাৰ বাবে অপমান বা তিৰক্ষাৰো পায়। সেয়েহে আমি কথা কওঁতে সদায় সাৱধান হোৱা উচিত। সদায় ভাবি চিন্তিছো আমি কথা ক'ব লাগে। একেটা কথাকে ক'ব জানিলে সন্মান পোৱা যায় আৰু ক'ব নজনাৰ দোষত অপমানো পোৱা যায়।

## কবিতার কৰণিত

### পথিলা

নীহারিকা গোসামী

সপ্তম শ্রেণী

অ' পথিলা অ' পথিলা শুনিছানে তুমি  
যোক শিকায়ানে তুমি কেনেকৈ উবিলা ?  
ময়ো উবির বিচারে জিকমিকিয়া তৰাৰ স'তে  
ক'বানে তুমি কেনেকৈ ইমান ধূৰীয়া।  
যাতে আমি উবিৰ পাৰো তোমাৰ দৰে  
আগামো কৰি দিয়া তোমাৰ নিচিলা।  
পাখি সোলি উবিম মই তোসাৰ স'তে  
অ' পথিলা, তুমি স'চাঁকৈ ইমান ধূৰীয়া।



### মা

ডেনোজা চাঁমহি

সপ্তম শ্রেণী

মা !! মোৰ মৰমৰ অতিকে আপোন  
সকলো কাগতে তেওঁ বৰ নিপুণ।  
মোৰ বাবে তেওঁ সদায় কৰে যত্ৰ  
তেওঁ গোৰ হাদৰৰ বহুমূলীয়া বত্ৰ।  
মা মোৰ মৰমৰ সৰাতেকি আপোন  
তেওঁ গোৰ অন্তৰৰ এখনি দাগোণ।  
মাৰ অবিহনে মোৰ জীৱন শৃণ্য  
মাৰ বাবে শই প্ৰতু আশেৰ ধন্য।



2020

तिवाज गोप्तामी  
नवम श्रेणी

२०२०, बर्षटो भावितिले।  
 एटि साधारण बर्ष,  
 विस्तु अंतिमा इतिहासात हल  
 लिखिर परा वरा।  
 प्रथमे अश्वसत 'का' आदेशाने  
 राज्य कीपाई गल,  
 वत शीतियाले शीत रचिले  
 आदेशान समाप्त नहल।  
 द्वितीयाते कवऱ्या आहिल  
 ठीन देश्वर परा,  
 सर्वदेशाते वियलि परिल  
 महागारीव कप धरा।  
 सुल-कलेज, दोकान-पोहार  
 सकलो वक्ष हल,  
 देशव अधनीति, शिक्षा-दीक्षा  
 वह शिह परि गल।  
 असम आज्यातो कवणा आहि  
 भयावह कप लाले,  
 परम-पिताव चरणत वरिहो  
 प्रतिरेक येन आहे।  
 कवणा तुमि शृष्टि त्री  
 नूतन दिन आना  
 आगाम असमव नानुहक  
 कुशल खाकिव दिया।



× ×  
 × ×  
 × ×  
 × ×

## জানা নেকি ?

জাহিন শাহ  
সপ্তম শ্রেণী

জানা নেকি কিছে আমাৰ  
মন চুই যাই,  
জানা নেকি কিছে আমাক  
শান্তি বিলাই।  
জানানে কিছে মনৰ  
কথা কৈ যাই,  
দুখ-বেজাৰৰ কথা  
পাহৰাই পেলায়।  
মই জানো কিছে আমাৰ  
মন চুই যাই,  
সুখে দুখে কেতিযাও  
এৰি হৈ মায়ায়।  
সেয়াই হ'ল আমাৰ বালু  
যাক কঙ্গ সংগীত বুলি  
সকৰে পৰা ডাঙৰ হ'লো  
আকে শুনি শুনি।  
সংগীতৰ সমান সুখ  
দিব নোৱাৰে কোনো  
জনো বা নাজনো কিষ্ট  
দিনে নিশ্চাই শুনো।



## তলাবন্ধ

নিমান্ত বৰা  
ষষ্ঠি শ্ৰেণী

তলাবন্ধ, তলাবন্ধ, তলাবন্ধ -----  
সকলোৰেই মুখত শুনো  
কেৱল তলাবন্ধ।  
ক'বপৰা যে কি আহিল  
হৈ গল তলাবন্ধ।  
ক'ববাৰ পৰা কৰ'ণা আহিল  
মহামৰীৰ বাপ লৈ  
তাৰবাবেহে সোমাই থাকিলো  
তলাবন্ধ হৈ।  
যা কৰ'ণা যা  
পৃথিবীৰ পৰা যা  
আৰু নাহিবি, কেতিয়াও নাহিবি  
যা কৰ'ণা যা।  
এটা কথা ভাল হ'ল  
প্ৰদূষণ কমি গ'ল  
জীৱ-জৃহু, চৰাই-চিৰিকচিয়ে  
উশাহ ল'ব পৰা হ'ল।  
কোন্দো নাজনে কেতিয়ালৈকে  
হ'ব এই তলাবন্ধ  
কিমান দিনলৈকে হ'ব লাগিব  
আমি ঘৰতে আৱন্দ।  
আমনি লাগিছে তোৱ কথা শুনি  
শুচি যা সোনকালে  
খেলিবলৈ যাম, স্কুললৈ যাম  
ঘূৰিম ইফালে দিফালে।  
যা কৰ'ণা যা  
সোনকালে তই যা।



## ভাইরাচৰ আতংক

চোহেইল আহমেদ  
অষ্টম শ্ৰেণী

ঘৰত থাকি কথিৰ পাৰিম  
মানৱ জাতিৰ উপকাৰ,  
মন কষিৰ শাগিব শাস্ত  
চাৰিওফালে কৰণাৰ আতংক।  
চেঁঠি কৰি আছে সকলোৱে  
হোৱা নাই কোনো আবিষ্কাৰ,  
ঘৰতে বন্দী সকলো আজি  
স্তৰ এই সংসাৰ।  
বহুজনে হেৰঝালে চাকাৰি  
বহুজন ঘূৰা নাই ঘৰঝলে,  
ঘূৰি আহিৰ এদিন ভাঙ দিন  
সকলো আছে আশাৰে বৈ।  
খেলৰ পথাৰ গ্ৰিয়া শুণ্য  
পথটো জনসমাগম কম,  
হাঁহিৰ আৰত ধৰা শংকা আতৰাৰলৈ  
আহিবানে প্ৰভৃ এই সংসাৰলৈ।



আই

ভৰার্ষৰ শান্তিল্য  
অষ্টম শ্ৰেণী

আই তোমাৰ মন্দিৰ আগাৰ  
আই তোমাৰ শক্তি অসীম  
বিবল ত্যাগ আৰু কষ্টৰে  
কৰিছা আমাক ডাঙৰ দীঘল।  
তোমাৰ সকলো সপোন  
ৰচিছা কেৱল আগাক লৈ,  
বল্য এই জীৱন মোৰ  
তোমাৰ দৰে আইক পায়।  
তোমাৰ আশীৰ্বেৰে ছলত জিনিম  
উজলাম নাম তোমাৰ,  
তোমাক শতৰাৰ প্ৰণাম আই  
তোমাক শতৰাৰ প্ৰণাম।



## আমাৰ ফুলনি

ওভেজ্হা বৰা

পঞ্চম শ্ৰেণী

আমাৰ ঘৰত আছে  
এখন ফুলনি,  
বঞ্চা, বগা হালধীয়া  
ফুল আছে ফুলি।  
আইতাৰ লগত যই  
ফুলত দিঁওঁ পানী,  
গোলাপ মুশক কম  
বেলে ফুলৰ বাণী।  
ফুলনিত ফুৰি যই  
বৰ ভাল পাওঁ,  
মৌমাখি পথিদেহ ফুলত পৰি  
কি কৰে মই বুজিকে নাপাওঁ।  
মই হ'লে কাকো ফুল  
ছিড়িৰ নিদিঁওঁ  
বঞ্চা নীলা এই ফুলৰ সৈতে

## বিজ্ঞনে কি কৈছে ?

❖ -জীৱনৰ কোনো কথাতেই গৌৰৰ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত,  
তেন্তে তোমাৰ জ্ঞান বৃক্ষিমন্ত্রাক লৈ সমাজেই গৌৰৰ কৰিব।

-বংশুনাথ চৌধুরী

❖ লোকৰ কথা মন দি শুনিবা , ভাল কিতাপখন মনদি পঢ়িবা আৰু  
অসাৰস্বত্বা ভাগ বাদ দি সাক্ষা ভাগ জুকিয়াই মনত ধ'বা।

-লক্ষ্মীনাথ বেজবকুৱা

❖ সকলো বস্তু কিনিবা ,কিনা। পৰাপৰত মাহেকত এখন ভাল কিতাপ  
কিনিবা।

-যতীন্দ্ৰ নাথ দুৱৰা

❖ 'নিজৰ ওপৰত বিশ্বাস বাখিব পাৰিলে, ভয় কৰাৰ কোনো কাৰণ  
নাথাকে। সততা ,নিষ্ঠা, প্ৰেম আৰু বিশ্বাসৰ দ্বাৰা সকলো জয় কৰিব  
পাৰি।'

-সত্যনাথ বৰা



সম্পাদক - নৰঙীপ ডেকা

উপ সম্পাদক - ডিঘাজ গোৱামী

সহকাৰী সম্পাদক - হালা চানিয়াৰ, নিশ্চান্ত শৰ্মা, আঁচিৎ ফুকন

অলংকৰণ - কৃতাৰ্থ কৌশিক, মৰহীপ ডেকা

সমন্বয়ক - বিতুষ্টীপ ডেকা, যশংকৰ বঙ্গী, বেঝান আলম

ছবি অংকণ - শুভেচ্ছা বৰা, দিৱিজা দিব্যজ্যোতি

তত্ত্বাবধায়ীকা - ডো পৰিণীতা গোৱামী, প্ৰাৰ্থনা বৰা ফুকন

প্ৰকাশক - অসমীয়া বিভাগ, দ্য অসম ভেলী স্কুল, বালিপাৰা - ৭৮৪১০১, শোণিতপুৰ - অসম

কাৰিকৰী উপদেষ্টা - শ্ৰীযুত কৃপজ্যোতি দাস, প্ৰশাসক, তথ্য আৰু প্ৰযুক্তিবিদ্যা

প্ৰতিপোৰক - ডো বিদ্যুকেশ বিমল, প্ৰধান শিক্ষক, দ্য অসম ভেলী স্কুল